

Total number of printed pages—4

**3 TDC (Special) IND TAXES (G/S)**

**2016**

(July)

**INDIRECT TAXES**

(General / Speciality)

Full Marks : 70

Pass Marks : 28

Time : Three hours

***The figures in the margin indicate full marks for the questions.***

1. (a) কেন্দ্রীয় আব্কাৰী কৰৰ সংজ্ঞা লিখা। কেন্দ্রীয় আব্কাৰী কৰ নিয়মাবলীৰ অধীনত কৰ পৰিশোধ কৰা পদ্ধতিৰ বিষয়ে আলোচনা কৰা। 4+10=14
- Define Central Excise. Discuss the manner of payment of duty under Central Excise Rules.

*Contd.*

অথবা / Or

- (b) কেন্দ্রীয় আব্কাৰী কৰ আইন, 1944 ৰ অধীনত আব্কাৰী কৰযোগ্য পণ্য মানে কি? পণ্যৰ ওপৰত আব্কাৰী নিৰ্দ্ধাৰণ কৰাৰ বাবে পূৰণ কৰিবলগীয়া চৰ্তাৱলী আলোচনা কৰা।

6+8=

What are the excisable goods under Central Excise Act, 1944? State the conditions that should be satisfied for levying excise duty on goods.

2. (a) প্রবেশ পত্ৰ বিলৰ সংজ্ঞা লিখা। সীমা শুল্ক আইন, 1962ৰ অধীনত থকা বিভিন্ন প্ৰকাৰৰ কৰৰ আলোচনা কৰা।

4+10=

Define Bill of Entry. Explain about various kinds of duties under Customs Act, 1962.

অথবা / Or

- (b) পণ্যাগাৰী মানে কি? আমদানী আৰু ৰপ্তানি কি উদ্দেশ্যত নিষেধ হ'ব পাৰে, আলোচনা কৰা।

4+10=

What is warehousing? State the purposes for which import and export can be prohibited.

3. (a) সীমা শুল্ক আইন, 1962ৰ অধীনত পুনৰ-ৰপ্তানিৰ মোকলোৱা পদ্ধতি আৰু দলিলীকৰণৰ বিষয়ে আলোচনা কৰা।

7+7=14

State and summarise the procedure and documentation for clearance of re-export under the Customs Act, 1962.

অথবা / Or

- (b) সীমা শুল্ক আইনৰ অধীনত ডাকযোগে আমদানীকৃত দ্ৰব্যসমূহ মোকলোৱা পদ্ধতিৰ বিষয়ে আলোচনা কৰা।

14

Explain the procedure for clearance of goods imported by post under the Customs Act.

4. (a) দ্ৰব্যৰ আন্তঃৰাজ্যিক ক্ৰয়-বিক্ৰয়ৰ ওপৰত কৰ নিৰ্দ্ধাৰণ কৰাৰ সাংবিধানিক বিধানসমূহ আলোচনা কৰা।

14

Explain the constitutional provisions for imposition of Tax on sale and purchase of goods in inter-State sale.

অথবা / Or

- (b) কেন্দ্রীয় বিক্ৰী কৰ আইনৰ অধীনত 'ডিলার' মানে কি কেন্দ্রীয় বিক্ৰী কৰ আইনৰ অধীনত পঞ্জীয়ন প্রমাণপত্ৰ অৰ্জন কৰাৰ প্ৰক্ৰিয়া আলোচনা কৰা। 4+10=14

Who is a 'dealer' under the Central Sales Tax Act? Discuss the procedure for obtaining a certificate of registration under the Central Sales Tax Act.

5. (a) অসম মূল্য-সংযোজন কৰৰ সংজ্ঞা লিখা। মূল্য-সংযোজন কৰ লগোৱা বিভিন্ন সেৱাৰ বিষয়ে আলোচনা কৰা।

4+10=14

Define Assam Value Added Tax. Explain about the various services on which Value Added Tax is levied.

অথবা / Or

- (b) অসম মূল্য-সংযোজন কৰ আইন, 2003ৰ অধীনত কৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা। 14

Discuss about the assessment procedure under the Assam Value Added Tax Act, 2003.